

# ১৯৬১ চনৰ প্ৰসূতি সাহায্য আইন, প্ৰসূতি (পোৱতী)

## সাহায্য আইন আৰু অসম বিধি

### The Maternity Benefit Act 1961

১৯৬১ চনত প্ৰসূতি সাহায্য আইন প্ৰণয়ন কৰা হয়। আমাৰ বাগিচাসমূহত এই আইনখনক পোৱতী আইন বুলিহে জনাজাত। ১৯৬৫ চনত অসম প্ৰসূতি সাহায্য বিধি প্ৰণয়ন কৰা হয়।

- ১। চাহ বাগিচাত কাম কৰা গৰ্ভৱতী তিৰোতাই ১২ সপ্তাহৰ (৮৪ দিন) কাৰণে প্ৰসূতি হাজিৰাসহ ছুটী পাব। এই ছুটী সন্তান জন্ম দিনৰ আগৰ ৪ সপ্তাহ আৰু পাছৰ ৮ সপ্তাহৰ প্ৰসূতিৰ ছুটীৰ ব্যৱস্থা কৰা হৈছে।
- ২। এই ছুটীত সপ্তাহত ৭ দিনকৈ দৰমহা পাব অৰ্থাৎ ১২ সপ্তাহত মুঠতে  $১২ \times ৭ = ৮৪$  দিনৰ কাৰণে হাজিৰা পাব।
- ৩। মহিলা গৰাকীয়ে এই ছুটী পাবলৈ হ'লে বছৰটোত অন্ততঃ ৮০ দিন কাম কৰা হ'ব লাগিব।
- ৪। গৰ্ভৱতী মহিলা কৰ্মচাৰীয়ে প্ৰসৱ কৰোতে, প্ৰসৱৰ আগত আৰু প্ৰসৱৰ পিছত বাগিচা কৰ্তৃপক্ষৰ পৰা সকলো যত্ন আৰু পৰিচৰ্যা পাব লাগে। তদুপৰি হস্পিতেলত প্ৰসৱৰ সুবিধা পাব লাগে। তেনে সুবিধা দিব নোৱাৰিলে প্ৰসৱ হোৱা প্ৰত্যেক গৰাকী মহিলা কৰ্মচাৰীক ২৫০/- টকাৰ একোটকৈ মেডিকেল বোনাচ দিব লাগিব।
- ৫। গৰ্ভৱতী মহিলা গৰাকীৰ যদি গৰ্ভধাৰণ কৰাৰ ফলত বা গৰ্ভাশ্ৰাৱ হোৱাৰ ফলত বা প্ৰসৱৰ ফলত নতুবা অকাল প্ৰসৱৰ ফলত কোনো বেমাৰ হ'লে সেই ১২ সপ্তাহৰ উপৰিও অতি বেছি ১ মাহৰ কাৰণে প্ৰসূতি হাজিৰাৰ হাৰত হাজিৰা সহ ছুটী পাব। তথাপিও অসুখ ভাল নহ'লে তাৰ বেছি দিনৰ কাৰণে প্ৰসূতি সাহায্য নাপাব।
- ৬। মহিলা গৰাকীয়ে প্ৰসৱ হ'ব লগা দিনৰ পৰা আগৰ চাৰি সপ্তাহৰ কাৰণে প্ৰসূতি ছুটী পায় আৰু তাৰ আগৰ এমাহ কালত মহিলা গৰাকীক বাগিচা কৰ্তৃপক্ষই বৰ ভাৰী কাম আৰু একেলগে ঠিয় হৈ থাকি কাম কৰিবলৈ

দিব নোৱাৰিব। অৰ্থাৎ যি কাম কৰিলে পেটৰ সন্তানে কষ্ট পাব বা বাঢ়ি যোৱাত বাধা পৰিব তেনে কাম কৰিবলৈ দিব নোৱাৰিব। অৱশ্যে তাৰ কাৰণে মহিলা গৰাকীয়ে বাগিচা কৰ্তৃপক্ষক জনাব লাগিব। মৌখিক ভাৱে জনালেও হ'ব।

- ৭। মহিলা গৰাকীয়ে সন্তান জন্ম দি ছুটী শেষ হোৱাৰ পিছত কামলৈ ঘূৰি অহাৰ পিছত মাতৃগৰাকীয়ে কামৰ মাজত অন্য শ্ৰমিকে পোৱা আধা ঘণ্টাৰ জিৰণিৰ উপৰিও কেঁচুৱাক গাখীৰ খুৱাবৰ বাবে ১৫ মিনিটকৈ দুবাৰ বিৰতি পাব। কিন্তু কেঁচুৱাটোৰ ১৫ মাহ হোৱালৈকেহে সেই সুবিধা পাব। ইয়াৰ উপৰিও মহিলা গৰাকীয়ে কাম কৰা ঠাইৰ পৰা কেঁচুৱা থকা ক্ৰেছ ঘৰলৈ যিমান দূৰ হয় তাৰ ওপৰত নিৰ্ভৰ কৰি মহিলা গৰাকীক অহা-যোৱা কৰিবৰ বাবে যথেষ্ট অতিৰিক্ত সময় দিব লাগিব। অতিৰিক্ত বিৰতি দিয়াৰ কাৰণে বাগিচা কৰ্তৃপক্ষই মাতৃ গৰাকীৰ হাজিৰা কৰ্তন কৰিব নোৱাৰিব।
- ৮। কোনো গৰ্ভৱতী মহিলাৰ গৰ্ভস্ৰাৱ হ'লে গৰ্ভস্ৰাৱ হোৱা দিনৰ পৰা ৮ সপ্তাহৰ কাৰণে প্ৰসূতি সাহায্য পাব।
- ৯। প্ৰসূতি হাজিৰা দৈনিক হাজিৰাৰ কম হ'ব নোৱাৰিব।
- ১০। প্ৰসূতি ছুটীত থকা সময়ত গৰ্ভৱতী মহিলা গৰাকীৰ মৃত্যু হ'লে, মৃত্যু হোৱা দিন পৰ্যন্ত প্ৰসূতি সাহায্য পাই থাকিব। মৃত্যু হোৱা দিনৰ পিছত কোনো প্ৰসূতি হাজিৰা নাপাব।
- ১১। সন্তান জন্ম দি যদি মহিলা গৰাকীৰ মৃত্যু হয় আৰু সন্তানটি বাচি থাকে সেই দিনলৈকে প্ৰসূতি হাজিৰা পাই থাকিব। কিন্তু ৮ সপ্তাহৰ কাৰণেহে পাব। তাৰ বেছি নহ'ব।
- ১২। যিসকল মহিলা শ্ৰমিকে স্থায়ীভাৱে গৰ্ভপাত কৰিব খোজে তেওঁলোকে হয় সপ্তাহৰ বেতন সহ ছুটী পাব পাৰিব আৰু যি সকল অস্থায়ীভাৱে বন্ধ্যাকৰণ কৰাৰ খোজে তেওঁলোকে ২ সপ্তাহৰ বেতন সহ ছুটী পাব পাৰিব। বন্ধ্যাকৰণৰ পৰা কোনো বেমাৰ হ'লে অতিৰিক্ত আৰু এমাহৰ কাৰণে বেতন সহ ছুটী পাব পাৰিব।
- ১৩। প্ৰসূতি হাজিৰা বুলিলে তাত মূল হাজিৰা, মৰণীয়া বোনাচ, ঘৰভাড়া,

বেচনৰ বেহাই মূল্য আৰু থাকিলে উৎসাহমূলক বোনাচ হিচাপত ধৰা হয়।

১৪। প্রসূতি হাজিৰা দুই কিস্তিত পাব লাগে। প্রথম কিস্তি আগধন হিচাপে প্রসূতি ছুটীত যোৱাৰ আগে আগে আৰু দ্বিতীয় কিস্তি সন্তান জন্ম হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত পাব লাগে। অৱশ্যে সন্তান জন্ম দিয়াৰ প্ৰমাণ পত্ৰ দিব লাগিব।